

# Prime Minister's video conference with the Heads of Indian Missions

March 30, 2020

## প্ৰধানমন্ত্ৰীৰ ভাৰতীয় দূত্ৰাস আৰু উচ্চ আয়ুগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ কনফাৰেন্স

মাৰ্চ 30, 2020

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৫.০০ বজাত ভাৰতীয় সমূহ দূত্ৰাস আৰু উচ্চ আয়ুক্তসকলৰ শীৰ্ষ বিষয়াসকলৰ লগত এক ভিডিঅ কনফাৰেন্স অনুষ্ঠিত হয়। কোভিড-১৯ বৈশ্বিক মহামাৰীৰ ওপৰত আলোচনা কৰিবৰ কাৰণে সমগ্ৰ বিশ্বত থকা ভাৰতীয় দূত্ৰাসসমূহৰ কাৰণে আয়োজন কৰা এইধৰণৰ প্ৰথম বৈঠক।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশেষ সমাধানৰ বাবে বিশেষ সময়ৰ আৱশ্যক আৰু সেই কাৰণে এই গোলকীকৰণৰ যুগত বিশ্বৰ অধিকাংশই নিজকে কোৱাৰেণ্টাইন কৰিছে। মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ এই পদক্ষেপ গ্ৰহণ কৰাটো অপৰিহাৰ্য আছিল কিন্তু ইয়াৰ এক ব্যাপক প্ৰভাৱো আছে। সমগ্ৰ বিশ্বজনীন ব্যৱস্থাসমূহ স্তব্ধ হৈ যোৱাৰ বাবে আন্তৰ্জাতিক পৰিবহণ ব্যৱস্থা, বিত্তীয় বজাৰ আৰু বিশ্বৰ অৰ্থনীতিত ই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ মাজৰ সময়ছোৱাৰ পৰাই এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল যাতে সংক্ৰমণ প্ৰতিৰোধ কৰি ব্যাপক প্ৰাদুৰ্ভাৱ ৰোধ কৰিব পাৰি। এই পদক্ষেপসমূহৰ ভিতৰত ভাৰতে বিশ্বৰ সবাতোকৈ বৃহৎ কোৱাৰেণ্টাইন আৰু লক-ডাউনৰ কাৰ্যসূচী প্ৰণয়ন কৰিছে।

বিদেশৰ পৰা ভাৰতীয়সকলক এই সংকটৰ মুহূৰ্তত ঘূৰাই অনাৰ বাবে দূত্ৰাসৰ মূৰব্বীসকলক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। লগতে তেওঁ পাঁচটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায়:

i. নিজৰ লগতে দল আৰু পৰিয়ালৰ স্বাস্থ্য আৰু সুৰক্ষাৰ নিশ্চিতি;

ii. আন্তৰ্জাতিক ভ্ৰমণ নিষেধ কৰাৰ ফলত বিদেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক সাহায্য কৰা। তেওঁ ভাৰতীয় দূত্ৰাসৰ মূৰব্বীসকলক বিদেশত আৱদ্ধ হৈ ৰোৱা ভাৰতীয়সকলক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়। তাৰোপৰি সেই দেশৰ চৰকাৰৰ সৈতে বিদেশত ভাৰতীয়সকলে সন্মুখীন হোৱা সমস্যাসমূহ যেনে আশ্ৰয় আদিৰ ব্যৱস্থা সমাধান কৰিবলৈও আহ্বান তেওঁ জনায়;

iii. ক'ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ বাবে আৱশ্যক হ'ব পৰা সেই দেশসমূহে গ্ৰহণ কৰা উত্তম

পদক্ষেপসমূহ, উদ্ভাৱন, বৈজ্ঞানিক সিদ্ধি আদিৰ বিষয়ে সজাগ হৈ থকা আৰু চিনাক্ত কৰা। তেওঁ  
দূতৱাসৰ মুৰব্বীসকলক নতুনকৈ গঠন কৰা পিএম-কেয়াৰ পুঁজিৰ বাবে বিদেশতো প্ৰচাৰ কৰিবলৈ  
পৰামৰ্শ দিয়ে;

iv. যিহেতু এই সংকটে অৰ্থনীতিকো প্ৰভাৱিত কৰিছে সেয়ে প্ৰধানমন্ত্ৰীয়ে দূতৱাসৰ মুৰব্বীক বিদেশৰ  
সহযোগীৰ সমন্বয়ত অত্যাৱশ্যকীয় যোগান, লজিষ্টিক শৃংখলা আদিৰো নিশ্চিতিৰ বাবে গুৰুত্ব প্ৰদান  
কৰিবলৈ আহ্বান জনায়;

v. ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনৈতিক  
পৰিস্থিতিৰ প্ৰতি চোকা দৃষ্টি ৰখা।

ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে, বৈঠকত বেইজিং, ৱাশ্বিংটন ডিচি, তেহৰাণ, ৰোম, বাৰ্লিন, কাঠমাণ্ডু, আবু  
ধাবি, কাবুল, মালে আৰু ছিউলৰ দূতৱাসৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী আৰু বাকী দৰ্শকসকলৰ সন্মুখত  
নিজৰ নিজৰ দৃষ্টিভঙ্গী উপস্থাপন কৰে। তেওঁলোকে সেই দেশসমূহত ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ  
বাবে লাভ কৰা প্ৰশংসাৰ প্ৰতিক্ৰিয়াও বিনিময় কৰে।

বিদেশত শিক্ষাৰ্থী আৰু কৰ্মীসকলৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ দূতৱাসৰ মুৰব্বীসকলে  
আলোকপাত কৰে। তেওঁলোকে ভাৰতে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অন্তঃৰাষ্ট্ৰীয় প্ৰয়াসত সহায়ক  
হোৱাকৈ ঔষধ, চিকিৎসা সামগ্ৰী, প্ৰযুক্তি, গৱেষণা আৰু অন্যান্য পদক্ষেপসমূহৰ চিনাক্তকৰণৰ  
প্ৰতিবেদনো দাখিল কৰে। দূতৱাসৰ মুৰব্বীসকলে অন্য দেশৰ পৰা লাভ কৰা শিক্ষাসমূহ তথা  
তেওঁলোকৰ উন্নত পদক্ষেপসমূহৰ বিষয়েও প্ৰতিবেদন দাখিল কৰে। ক'ভিড-১৯ক প্ৰতিহত কৰিবলৈ  
ভাৰতে ছাৰ্ক দেশসমূহৰ সহযোগিতাত গঠন কৰা বিশেষ পুঁজিৰ সহায়ত সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা  
পদক্ষেপসমূহৰ বিষয়ে দূতৱাসৰ মুৰব্বীসকলে বৈঠকত বৰ্ণনা কৰে। দূতৱাসৰ মুৰব্বীসকলে  
তেওঁলোকৰ কামৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰা উৎসাহিত হোৱা বুলিও প্ৰকাশ কৰে।

বৈঠকত সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দূতৱাসসমূহ ঘৰৰ পৰা দূৰৈত থাকিলেও ক'ভিড-১৯ৰ  
বিৰুদ্ধে ভাৰতে ঘোষণা কৰা যুদ্ধত তেওঁলোকো সমানেই সহযোগী বুলি মন্তব্য কৰে। তেওঁ কয় যে  
প্ৰত্যেকজন ভাৰতীয়ৰ ঐক্যবদ্ধতা আৰু সজাগতাই দেশৰ ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিব।

**নতুন দিল্লী**

**মাৰ্চ 30, 2020**

**DISCLAIMER : This is an approximate translation. The original is available in English on MEA's  
website and may be referred to as the official press release.**